

**FORM NO.-1**

**প্ৰ-পত্ৰ নং-১**

Statement Required for Registration of firm under Indian Partnership Act, 1932

ভাৰতীয় অংশীদাৰী চুক্তিৰ ১৯৩২ চনৰ ৫৮ নং ধাৰা মতে প্ৰয়োজনীয় তথ্যৰ বিৱৰণ

(Sec. 58 & Rule-4 (2))

ধাৰা-৫৮ আৰু নিয়ম-৪(২)

To,

The Registrar of Firms, Assam.  
Housefed Complex, Dispur, Guwahati-6

প্ৰতি,

পঞ্জীয়ক ৰাজ্যিক প্ৰতিষ্ঠান, অসম  
হাউচফেদ চৌহদ, দিছপুৰ, গুৱাহাটী-৬

We, the undersigned partners of Firm.....

....., do hereby submit the following statement prescribed under Section 58 of the I.P. Act 1932, for the purpose of registration of the said firms under Section 59 of the Act.

আমি নিম্ন স্বাক্ষৰিত প্ৰতিষ্ঠানখনৰ অংশীদাৰ সকলে ..... প্ৰ-পত্ৰত উল্লেখ কৰা ধৰণে ভাৰতীয় অংশীদাৰী আইন ১৯৩২ চনৰ ৫৮নং ধাৰা মতে প্ৰয়োজনীয় তথ্য সমূহ ধাৰা-৫৯ৰ আইনমতে পঞ্জীয়নৰ বাবে দাখিল কৰিলোঁ।

- (A) The name of the Firm and Nature of business. :-  
(কে) প্ৰতিষ্ঠানখনৰ নাম আৰু ব্যৱসায়ৰ প্ৰকাৰ
- (B) The Duration of the Firm (With date of Esstt.) :-  
(খ) প্ৰতিষ্ঠানখনৰ নিৰ্ধাৰিত সময় সীমা (স্থাপিত হোৱা তাৰিখ) :-
- (C) The Principal place of business, with full address. :-  
(গ) প্ৰতিষ্ঠানখনৰ মুখ্য কাৰ্যালয় আৰু সম্পূৰ্ণ ঠিকনা
- (D) The names of any other places where the firms carries of business with full address. :-  
1. 2. 3.  
(ঘ) প্ৰতিষ্ঠানখনৰ শাখা কাৰ্যালয়ৰ সম্পূৰ্ণ ঠিকনা  
১. ২. ৩.
- (E) The names in full and permanent address of all the partners, and the date of each partner joined the firm. :-  
(ঙ) অংশীদাৰ সকলৰ সম্পূৰ্ণ নাম আৰু স্থায়ী ঠিকনা যোগদানৰ তাৰিখ :-

Name in full of partner s (In block letters) অংশীদাৰ সম্পূৰ্ণ নাম	Permanent addresses স্থায়ী ঠিকনা	Date of joining যোগদানৰ তাৰিখ	Remarks মন্তব্য

Witness or witness  
attesting the Signatures  
সাক্ষীৰ চহী

Signature of all partners of the Firm  
প্ৰতিষ্ঠানখনৰ অংশীদাৰ সকলৰ স্বাক্ষৰ

- 1.
- 2.
- 3.
- 4.
- 5.

**VERIFICATION**

**পৰীক্ষণ**

We, the partners of the firm .....  
..... do hereby declare that the foregoing statement is true  
to our knowledge and belief.

আমি প্ৰতিষ্ঠানখনৰ অংশীদাৰ সকলে..... ইয়াৰ দ্বাৰা ঘোষণা কৰো যে ওপৰত দিয়া বিৱৰণ  
সমূহ সত্য আৰু সঁচা।

Witness or witnesses  
attesting the Signatures  
সাক্ষীৰ চহী

Signature of all partners of the Firm  
প্ৰতিষ্ঠানখনৰ অংশীদাৰ সকলৰ স্বাক্ষৰ

- 1.
- 2.
- 3.
- 4.
- 5.

**(OFFICE SEAL OF THE FIRM)**  
প্ৰতিষ্ঠানৰ সীল

**Form No.-1**

**প্ৰ-পত্ৰ লং-৯**

**INSTRUCTION FOR REGISTRATION OF FIRMS :**

**প্ৰতিষ্ঠান পঞ্জীয়নৰ নিয়মানৱলী**

1. Either a Judicial Magistrate or a Chartered Accountant must be a witness. The nature of business should be stated in brief along with the names of the firm at item-A.
- ১। পঞ্জীয়নৰ বাবে সাক্ষী হিচাবে ন্যায়িক দণ্ডাধীশ বা হিচাপ পাণনিক থাকিব আৰু কি ধৰণৰ ব্যৱসায় কৰিব সংক্ষিপ্তভাৱে প্ৰতিষ্ঠানৰ নামৰ লগত প্ৰ-পত্ৰনং-১ (ক)ত উল্লেখ কৰা মতে লিখিব লাগিব।
2. Signature of the partners should be given in full.
- ২। প্ৰ-পত্ৰ সূচী (ঙ)ত অংশীদাৰ সকলে সাক্ষী গৰাকীৰ সন্মুখত সম্পূৰ্ণ স্বাক্ষৰ কৰিব লাগিব।
3. Photostat copy of the Registration Deed of Partnership in original should be enclosed alongwith Form No.1, which will be returned after verification.
- ৩। অংশীদাৰী পঞ্জীয়ন চুক্তিপত্ৰৰ সৈতে মূল চুক্তিপত্ৰখন প্ৰ-পত্ৰ নং- ১ৰ লগত গাঁঠি দিব লাগিব আৰু পৰীক্ষা কৰাৰ পিছত মূল চুক্তিপত্ৰখন ঘূৰাই দিয়া হ'ব।
4. Head of Account :- Registration fee of Rs.5/- (Rupees five) only is payable for the purpose through treasury challan under Head of Account-1475 Other General Economic Services Fees under Indian Partnership Act.1932.
৪. তলত উল্লেখ কৰা হিচাপৰ শিতানত ৫.০০ (পাঁচ) টকাৰ মালু ফ্ৰেজাৰী চালান যোগে জমা দিব লাগিব।  
“১৪৭৫- আডাৰ জেনেৰেল ইকোনোমিক চাৰ্ভিচেছফিজ আন্দাৰ ভাৰতীয় অংশীদাৰ আইন ১৯৩২”।
5. If the Firm claims that its office is situated on a land, owned by it, the Dag Number, Patta Number and proof of its ownership of the land should be furnished. If the office is situated in a rented building and affidavit from the house owner with proof of his ownership should be furnished.
৫. যদি প্ৰতিষ্ঠানখনে নিজা মাটি থকা বুলি দাবি কৰে তেনেহ'লে তেওঁলোকে মাটি ডবাৰ দাগ নং আৰু পট্টা নং সহ মাটিৰ পৰাক্ষীৰ নথি-পত্ৰ দাখিল কৰিব লাগিব আৰু যদিহে প্ৰতিষ্ঠানখনৰ কাৰ্যালয় ভাড়া ঘৰত থাকে তেতিয়াহ'লে ঘৰৰ মালিকৰ পৰা এখন এফিডেভিট আৰু মাটিৰ মালিকৰ প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিব।
6. Passport size photograph of all the partners signed by self to be furnished.
৬. বৰ্তমানৰ পাচপোৰ্ট আকাৰৰ অংশীদাৰ সকলৰ ফ'টো নিজ স্বাক্ষৰ সহ দাখিল কৰিব লাগিব।
7. Trade License, obtainable from the Municipal Corporation/Municipal Board/Town Committee or Gaon-Panchayat.
- ৭। বাণিজ্যিক অনুজ্ঞা-পত্ৰ পৌৰনিগম /পৌৰ সমিতি / নগৰ সমিতি / গাঁও পঞ্চায়তৰ পৰা লৈ প্ৰ-পত্ৰ ১নংৰ লগত দাখিল কৰিব লাগিব।
8. If any partner is an assessee for Sales Tax or Income Tax as an individual or he is a partner of any existing firm, which is an assessee for Sales Tax or Income Tax.
- ৮। যদি কোনো অংশীদাৰ বিক্ৰীকৰ বা আয়কৰৰ অধীনত পৰে তেনেহ'লে তাৰ প্ৰমাণ পত্ৰ তলত উল্লেখ কৰা ধৰণে দিব লাগিব।
  - (1) The Registration number with the mention of the Unit of the Sales Tax Office and the Permanent Account Number (PAN) or the General Index Register Number (GIR Number) in respect of the income should be stated.
  - (ক) বিক্ৰীকৰ কাৰ্যালয়ত পঞ্জীভুক্ত পঞ্জীয়ন নং আৰু পান নং নতুবা (জি,আই,আৰ নম্বৰ)।
  - (2) Photocopies of the upto-date Sales Tax clearance certificate and the Income Tax clearance Certificate should be enclosed.
  - (খ) বৰ্তমানৰ বিক্ৰী কৰ আৰু আয় কৰ দিয়া প্ৰমাণ পত্ৰ।